

Flexible syntax-prosody mapping of Intonational Phrases in the context of varying verb height

Lena Borise & David Erschler

Supplementary Materials: Stimuli List

The stimuli are given in the Ossetic Cyrillic-based script, as they were presented to the subjects on a laptop screen. They are supplied with a broad IPA transcription, glosses, and translation.

Glosses: ABL ablative; ALL allative; COMP comparative degree; LOC locative; NUM morphological marker assigned by numerals; PV preverb; SUP superessive.

- pt1_1 Абон Алан никæмæй алыгъди.
Abon Alan ni-keməj a-ləvd-i
today Alan.NOM NEG-who.ABL PV-run.PST-PST.3SG
'Today Alan didn't run away from anyone.'
- pt1_2 Абон ничи никæмæй алыгъди.
Abon ni-tʃi nikeməj a-ləvd-i
today NEG-who.NOM NEG-who.ABL PV-run.PST-PST.3SG
'Today no one ran away from anyone.'
- pt2_1 Майрæмбоны инджын цавæр сылгоймаг балхæны?
majrembon-ə indzən saver ʃəlgojmag ba-lχen-ə?
Friday-LOC cottage.cheese which woman PV-buy-PRS.3SG
'Which woman bought cottage cheese on Friday?'
- pt2_2 Сæ хæдзары чи кæмæн фылдæр радзурь?
ʃe=χezar-ə tʃi kemən fəldər ra-zur-ə?
3PL=house-LOC who.NOM who.DAT more PV-talk-PRS.3SG
'In their family, who tells more to who?'
- pt2_3 Кæмæ нæма бадзырдтай?
keme nema ba-zərd-taj?
who.ALL not.yet PV-talk.PST-PST.2SG
'Who have you not called yet?'
- pt2_4 Цавæр æврагъ уæлдæр лæууы?
saver evrəw wəldər ləww-ə?
which cloud high-COMP stand-PRS.3SG
'Which cloud is standing higher?'
- pt2_5 Майрæмбоны инджын чи балхæны?
majrembonə indzən tʃi ba-lχen-ə?
Friday-LOC cottage.cheese who.NOM PV-buy-PRS.3SG
'Who buys cottage cheese on Friday?'
- pt2_6 Сæ хæдзары чи кæмæн никуы ницы радзурь?
ʃe=χezar-ə tʃi kemən nik^wə ni-sə ra-zur-ə?
3PL=house-LOC who.NOM who.DAT never NEG-what PV-talk-PRS.3SG
'Who never tells anything to whom in their house?'

- pt2_7 Мæдинæ абон кæм цы афон зары?
 mēdine abon kēm sə afon zar-ə?
 Madina today where what time sing-PRS.3SG
 'Where does Madina sing today at what time?'
- pt2_8 Дæ лымæнттæй чи уæлдæр лæууы?
 dē=ləməŋ-tt-əj tʃi wɛl-dɛr lɛww-ə?
 2SG=friend-PL-ABL who high-COMP stand-PRS.3SG
 'Who of your friends stand higher?'
- pt2_9 Цавæр ногдзау цавæр ахуыргæнæгæн фылдæр радзурь?
 saver nogzaw saver aχ^wərgənɛg-ɛn fɔldɛr ra-zur-ə?
 which pioneer which teacher-DAT more PV-talk-PRS.3SG
 'Which pioneer tells more to which teacher?'
- pt2_10 Дæ лымæнттæй кæцы згъорæг никуы дарддæр алидзы?
 dē=ləməŋ-tt-əj kəsə zʋorɛg nik^wə dard-dɛr a-liz-ə?
 2SG=friend-PL-ABL which runner never far-COMP PV-run-PRS.3SG
 Which runner from/of your friends runs away further?'
- pt2_11 Йæ бандæйæ кæцы давæг дарддæр алидзы?
 jɛ=bandɛ-jɛ kəsə davɛg dard-dɛr a-liz-ə?
 3SG=gang-ABL which thief far-COMP PV-run-PRS.3SG
 'Out of his gang, which thief runs away further?'
- pt2_12 Мæдинæ кæмæ афтæ æрбадзурь?
 mēdine kɛmɛ aftɛ ɛrba-zur-ə?
 Madina who.ALL so PV-talk-PRS.3SG
 'Who does Madina call up so?'
- pt2_13 Абон Мæдинæ инджын цæмæн æлхæны?
 abon Mēdineindʒən sɛmɛn ɛlχɛn-ə?
 today Madina cottage.cheese why buy-PRS.3SG
 'Why does Madina buy cottage cheese today?'
- pt2_14 Майрæмбоны Мæдинæ цы балхæны?
 majrɛmboŋ-ə mēdine sə ba-lχɛn-ə?
 Friday-LOC Madina what PV-buy-PRS.3SG
 'What did Madina buy on Friday?'
- pt2_15 Мæдинæйæн йæ мад кæд цы радзурь?
 mēdine-jɛn jɛ=mad kɛd sə ra-zur-ə?
 Madina-DAT 3SG=mother when what PV-talk-PRS.3SG
 'What does her mother tell Madina when?'
- pt2_16 Мæдинæйæн аргъæуттæ чи кæд радзурь?
 mēdine-jɛn arɣɛw-ttɛ tʃi kɛd ra-zur-ə?
 Madina-DAT fairy.tale-PL who when PV-talk-PRS.3SG
 'Who tells Madina fairy tales when?'
- pt2_17 Кæцы аразæджы бинойнаг цавæр дидинæг æлхæны?
 kəsə arazɛdʒ-ə binojnag saver didinɛgɛlχɛn-ə?
 which builder-GEN spouse which flower buy-PRS.3SG
 'Which builder's spouse is buying which flower?'

pt2_18 Дæ командæйы чи кæмæй уæлдæр лæууы?
 de=komandɛ-jə tʃi kɛmɛj wɛl-dɛr lɛww-ə?
 2SG=team-LOC who.NOM who.ABL high-COMP stand-PRS.3SG
 'In your team, who stands higher than who?'

pt2_19 Дæ лымæн йæ хæдзар цæуылнæ афтæ аразта?
 de=ləmɛn jɛ=χɛzɑr sɛwənnɛ aftɛ ɑrɑz-tɑ?
 2SG=friend 3SG=house why.not so build-PST.3SG
 'Why didn't your friend build his house so?'

pt2_20 Абон инджын цавæр уæйгæнæджы бинойнаг æлхæны?
 abon indʒən savɛr wɛjgɛnɛdʒ-ə binojnɑg ɛlχɛn-ə?
 today cottage.cheese which seller-GEN spouse buy-PRS.3SG
 'Which seller's spouse is buying cottage cheese today?'

pt2_21 Цавæр ногдзау цавæр ахуыргæнæгмæ фылдæр радзуры?
 savɛr nogzaw savɛr aχ^wɛrgɛnɛg-mɛ fɔldɛr rɑ-zur-ə?
 which pioneer which teacher-ALL more PV-talk-PRS.3SG
 'Which pioneer tells more to which teacher?'

pt2_22 Абон Мæдинæйæн чи цы радзуры?
 abon mɛdinɛ-jɛn tʃi sɛ rɑ-zur-ə?
 today Madina-DAT who.NOM what PV-talk-PRS.3SG
 'Who tells what to Madina today?'

pt2_23 Дæ командæйæ чи кæмæй уæлдæр никуы фæлæууы?
 de=komandɛ-jə tʃi kɛmɛj wɛldɛr nik^wə
 2SG=team-ABL who.NOM who.ABL high-COMP never
 fɛ-lɛww-ə?
 PV-stand-PRS.3SG
 'Out of your team, who never stands higher than who?'

pt2_24 Мæдинæ цавæр аразæджы бинойнаджы никуы æрбахоны?
 mɛdinɛ savɛr ɑrɑzɛdʒ-ə binojnɑdʒ-ə nik^wə ɛrβɑ-χɔn-ə?
 Madina.NOM which builder-GEN spouse-ACC never PV-call-PRS.3SG
 'Which builder's spouse does Madina never invite?'

pt2_25 Абон Мæдинæ кæмæ æрбадзурдзæн?
 abon mɛdinɛ kɛmɛ ɛrβɑ-zur-zɛn?
 today Madina.nom who.all PV-talk-FUT.3SG
 'Who will Madina call today?'

pt2_26 Мæдинæ инджын кæм балхæны?
 mɛdinɛ indʒən kɛm βɑ-lχɛn-ə?
 Madina.NOM cottage.cheese where PV-buy-PRS.3SG
 'Where did Madina buy cottage cheese?'

pt2_27 Цавæр ногдзау цавæр ахуыргæнæгæн никуы ницы радзуры?
 savɛr nogzaw savɛr aχ^wɛrgɛnɛg-ɛn nik^wə nisɛ
 which pioneer which teacher-DAT never nothing
 rɑ-zur-ə?
 PV-talk-PRS.3SG
 'Which pioneer never tells anything to which teacher?'

pt2_28 Мæдинæ кæмæ никуы æрбадзуры?

mēdine keme nik^{wə} ɛrba-zur-ə?
Madina.NOM who.ALL never PV-talk-PRS.3SG
'Who does Madina never call?'

pt2_29 Цавæр гæды цавæр уынгмæ никуы алидзы?

saver gēdə saver wəng-mə nik^{wə} a-liz-ə?
which cat which street-ALL never PV-run-PRS.3SG
'Which cat never runs to which street?'

pt2_30 Мæдинæ афтæ кæмæ æрбадзуры?

mēdine aftə keme ɛrba-zur-ə?
Madina.NOM so who.ALL PV-talk-PRS.3SG
'Who does Madina call so?'

pt2_31 Сæ хæдзары чи кæй никуы агуры?

ʃe=χezar-ə tʃi kej nik^{wə} agur-ə?
3PL=house-LOC who.NOM who.ACC never look.for-PRS.3SG
'In their family, who never looks for who?'

pt2_32 Мæдинæ кæмæ нæма æрбадзырдта?

mēdine keme nema ɛrba-zərd-ta?
Madina.NOM who.ALL not.yet PV-talk.PST-PST.3SG
Who hasn't Madina called yet?

pt2_33 Мæдинæ инджын кæд æлхæны?

mēdine indʒən kəd ɛlχen-ə?
Madina.NOM cottage.cheese when buy-PRS.3SG
'When does Madina buy cottage cheese?'

pt2_34 Цавæр гæды цавæр уынгмæ ралидзы?

saver gēdə saver wəng-mə ra-liz-ə?
which cat which street-ALL PV-run-PRS.3SG
'Which cat runs out to which street?'

pt2_35 Мæдинæ цавæр дидинæг цавæр дурыны садзы?

mēdine saver didinæg saver durən-ə ʃaz-ə?
Madina.NOM which flower which clay.POT-LOC plant-PRS.3SG
'Which flower does Madina plant in which pot?'

pt2_36 Абон чи кæдæм ацæудзæн?

abon tʃi kədəm a-səw-zən?
today who.NOM whither PV-go-FUT.3SG
'Who will go where today?'

pt2_37 Мæдинæ цавæр аразæджы бинойнагæн никуы ницы радзуры?

mēdine saver arazədʒ-ə binojnag-ən nik^{wə} ni-sə
Madina.NOM which builder-GEN spouse-DAT never NEG-what
ra-zur-ə?
PV-talk-PRS.3SG
'To which builder's spouse does Madina never tell anything?'

- pt2_38 Мæдинæ кæмæн никуы ницы радзурь?
 mēdine kēmen nik^wə ni-sə ra-zur-ə?
 Madina.NOM who.dat never NEG-what PV-talk-PRS.3SG
 'To whom does Madina never tell anything?'
- pt2_39 Цавæр гæды цавæр уынгмæ никуы ралидзы?
 saver gēdə saver wəng-mē nik^wə ra-liz-ə?
 which cat which street-ALL never PV-run-PRS.3SG
 Which cat never runs to which street?
- pt3_1 (Алан цас банызта?) Алан авд агуывзæйы бæгæны банызта.
 alan avd ag^wəvzē-jə bēgenə ba-nəz-ta
 Alan 7 glass-NUM beer PV-drink.PST-PST.3SG
 (Q: 'How much did Alan drink?) Alan drank seven glasses beer.
- pt3_2 (Уæ хæдзары кæуыл ницавæр сывæллон æууæнды?)
 Нæ хæдзары Аланыл ницавæр сывæллон æууæнды.
 nē=χezarə Alan əl ni-saver fəvellon ewwənd-ə
 1PL=house-LOC Alan-SUP NEG-which child believe-PRS.3SG
 '(Who does no child trust in your family?) In our family, no child trusts Alan.'
- pt3_3 Нæ хæдзары æрмæст Аланыл ничи никуы æууæнды.
 nē=χezarə erməft alan-əl ni-tfi nik^wə ewwənd-ə
 1PL=house-LOC only Alan-SUP NEG-who.NOM never believe-PRS.3SG
 'In our family, it is only Alan that no one ever trusts.'
- pt3_4 (Мæдинæйæ чи уæлдæр никуы лæууы? Мæдинæйæ Алан уæлдæр никуы лæууы.)
 mēdine-jē alan wēl-dēr nik^wə lēww-ə
 Madina-ABL Alan high-COMP never stand-PRS.3SG
 '(Who does never stand higher than Madina?) Alan never stands higher than Madina.'
- pt3_5 (Мæдинæ цы равзæрста?) Мæдинæ æртæ бур дидинæджы равзæрста.
 mēdine erte bur didinēdž-ə ra-vzērf-ta
 Madina.NOM 3 yellow flower-NUM PV-choose.PST-PST.3SG
 '(What did Madina choose?) Madina chose three yellow flowers.'
- pt3_6 Бæгæны æрмæст авд бæрзонд уæйгæнæджы банызтой.
 bēgenə erməft avd bērzond wējgenēdž-ə ba-nəz-toj
 beer only 7 tall seller-NUM PV-drink.PST-PST.3PL
 'Only seven tall sellers drank beer.'
- pt3_7 (Бæгæны чи банызта?) Бæгæны авд бæрзонд уæйгæнæджы банызтой.
 bēgenə avd bērzond wējgenēdž-ə banəz-toj
 beer 7 tall seller-NUM PV-drink.PST-PST.3PL
 '(Who drank beer?) Seven tall sellers drank beer.'
- pt3_8 (Аланыл чи æууæнды?) Аланыл Мæдинæ æууæнды.
 alan-əl mēdine ewwənd-ə
 Alan-SUP Madina.NOM believe-PRS.3SG
 '(Who trusts Alan?) Madina trusts Alan.'

- pt3_9 Нæ хæдзары æрмæст Аланыл ничи æууæнды.
 nɛ=χɛzar-ə ɛrmɛft alan-əl ni-tʃi ɛwwɛnd-ə
 1PL=house-LOC only Alan-SUP NEG-who.NOM believe-PRS.3SG
 'In our family, it is only Alan that no one trusts.'
- pt3_10 Мæдинæйæ æрмæст Алан уæлдæр никуы лæууы.
 mɛdinɛ-jɛ ɛrmɛft Alan wɛl-dɛr nik^wə lɛww-ə
 Madina-ABL only Alan high-COMP never stand-PRS.3SG
 'Only Alan never stands higher than Madina.'
- pt3_11 Алан бæгæны æрмæст майрæмбоньы нуазы.
 alan bɛgɛnə ɛrmɛft majrɛmbɔn-ə nwaʒ-ə
 Alan beer only Friday-LOC drink-PRS.3SG
 'Alan drinks beer only on Friday.'
- pt3_12 Алан бæгæны æрмæст авд агуывзæйы банызта.
 Alan bɛgɛnə ɛrmɛft avd ag^wəvʒɛ-jə ba-nəʒ-ta
 Alan beer only 7 glass-NUM PV-drink.PST-PST.3SG
 'Alan drank only seven glasses of beer.'
- pt3_13 Мæдинæйæ æрмæст Алан уæлдæр лæууы.
 mɛdinɛ-jɛ ɛrmɛft Alan wɛl-dɛr lɛww-ə
 Madina-ABL only Alan high-COMP stand-PRS.3SG
 'Only Alan stands higher than Madina.'
- pt3_14 (Мæдинæ цал дидинæджы равзæрста?) Мæдинæ æртæ дидинæджы равзæрста.
 mɛdinɛ ɛrtɛ didinɛdʒ-ə ra-vʒɛrf-ta
 Madina.NOM 3 flower-NUM PV-choose.PST-PST.3SG
 '(How many flowers did Madina choose?) Madina chose three flowers.'
- pt3_15 (Алан цы нуазы?) Алан уазал бæгæны нуазы.
 alan wazal bɛgɛnə nwaʒ-ə
 Alan cold beer drink-PRS.3SG
 '(What does Alan drink?) Alan drinks cold beer.'
- pt3_16 Мæдинæ æрмæст æртæ дидинæджы равзæрста.
 mɛdinɛ ɛrmɛft ɛrtɛ didinɛdʒ-ə ra-vʒɛrf-ta
 Madina.NOM only 3 flower-NUM PV-choose.PST-PST.3SG
 'Madina only chose three flowers.'
- pt3_17 Нæ хæдзары æрмæст Аланыл ницавæр сывæллон æууæнды.
 nɛ=χɛzar-ə ɛrmɛft alan-əl ni-savɛr fɔvɛllɔn ɛwwɛnd-ə
 1PL=house-LOC only Alan-SUP NEG-which child believe-PRS.3SG
 'In our family, it is only Alan that no child trusts.'
- pt3_18 (Уæ хæдзары кæуыл ничи никуы æууæнды?)
 Нæ хæдзары Аланыл ничи никуы æууæнды.
 nɛ=χɛzar-ə alan-əl ni-tʃi nik^wə ɛwwɛnd-ə
 1PL=house-LOC Alan-SUP NEG-who.NOM never believe-PRS.3SG
 '(Who does no one ever trust in your family?) In our family, no one ever trusts Alan.'

- pt3_19 Мæдинæ æрмæст лæгуын гæдытæ уарзы.
 mēdinē ermēft lēg^wən gēdā-tēwarʒ-ə
 Madina.NOM only bald cat-PL love-PRS.3SG
 'Madina only loves bald cats.'
- pt3_20 Алан æрмæст уазал бæгæны нуазы.
 alan ermēft wazal bēgenə nwaʒ-ə
 Alan only cold beer drink-PRS.3SG
 'Alan drinks only cold beer.'
- pt3_21 (Мæдинæ цы уарзы?) Мæдинæ лæгуын гæдытæ уарзы.
 mēdinē lēg^wən gēdā-tēwarʒ-ə
 Madina.NOM bald cat-PL love-PRS.3SG
 '(What does Madina love?) Madina loves mangy cats.'
- pt3_22 (Алан цы нуазы?) Алан бæгæны нуазы.
 alan bēgenə nwaʒə
 Alan beer drink-PRS.3SG
 '(What does Alan drink?) Alan drinks beer.'
- pt3_23 Алан æрмæст бæгæны нуазы.
 alan ermēft bēgenə nwaʒə
 Alan only beer drink-PRS.3SG
 'Alan drinks only beer.'
- pt3_24 Мæдинæ æрмæст æртæ бур дидинæджы равзæрста.
 mēdinē ermēft erte bur didinēdʒ-ə ra-vʒerf-ta
 Madina.NOM only 3 yellow flower-NUM PV-choose.PST-PST.3SG
 'Madina only chose three yellow flowers.'
- pt3_25 Аланыл æрмæст Мæдинæ æууæнды.
 alan-əl ermēft mēdinē ewwend-ə
 Alan-SUP only Madina.NOM believe-PRS.3SG
 'It's only Madina that trusts Alan.'
- pt3_26 (Уæ хæдзары кæуыл ничи æууæнды?) Нæ хæдзары Аланыл ничи æууæнды.
 nɛ=χezar-ə alan-əl ni-tʃi ewwend-ə
 1PL=house-LOC Alan-SUP NEG-who.NOM believe-PRS.3SG
 '(Who does no one trust in your family?) In our family, no-one trusts Alan.'
- pt3_27 (Алан бæгæны кæд нуазы?) Алан бæгæны майрæмбоны нуазы.
 Alan bēgenə majrɛmbon-ə nwaʒ-ə
 Alan beer Friday-LOC drink-PRS.3SG
 '(When does Alan drink beer?) Alan drinks beer on Friday.'